

Total number of printed pages-20

**3 (Sem-5/CBCS) PHY SE**

**2022**

**PHYSICS**

(Skill Enhancement Course)

**Answer the Questions from any one Option.**

**OPTION-A**

(*Weather Forecasting*)

Paper : PHY-SE-5014

**OPTION-B**

(*Applied Optics*)

Paper : PHY-SE-5024

**OPTION-C**

(*Page Maker*)

Paper : PHY-SE-5044

Full Marks : 50

Time : Two hours

*The figures in the margin indicate full marks for the questions.*

*Contd.*

02-**OPTION-A**

(*Weather Forecasting*)

Paper : PHY-SE-5014

Answer either in English or in Assamese.

1. Select the correct answer : (*any four*)

$$1 \times 4 = 4$$

শুন্দি উত্তরটো বাচি উলিওৱা : (যিকোনো চাৰিটা)

(a) Ocean covered surface of the earth is

—

পৃথিবী পৃষ্ঠৰ মহাসাগৰে আবিৰ থকা অংশৰ পৰিমাণ  
হ'ল —

(i) 50%

(ii) 80%

(iii) 70%

(iv) 65%

(b) Atmospheric layers are classified on the basis of \_\_\_\_\_.

বায়ুমণ্ডলীয় তৰপৰোৰ \_\_\_\_\_-ৰ ওপৰত ভিন্নি কৰি  
শ্ৰেণীভুক্ত কৰা হৈছে।

- (i) density  
ঘনত্ব
- (ii) temperature  
উৰুতা
- (iii) wind  
বতাহ
- (iv) radiation  
বিকিৰণ

(c) Meteorologist commonly uses millibar unit for measurement of pressure.  
1 millibar is equal to \_\_\_\_\_.

বৰতৰ বিজ্ঞানীয়ে সাধাৰণতে চাপ জুখিবলৈ মিলিবাৰ  
একক ব্যৱহাৰ কৰে। 1 মিলিবাৰ সমান \_\_\_\_\_।

- (i)  $10^2 \text{ Pa}$   
 $10^2$  পাস্কেল
- (ii)  $10 \text{ Pa}$   
 $10$  পাস্কেল
- (iii)  $10^3 \text{ Pa}$   
 $10^3$  পাস্কেল
- (iv)  $1 \text{ Pa}$   
 $1$  পাস্কেল

(d) Percentage of nitrogen in atmosphere is ——.

বায়ুমণ্ডলত নাইট্রজেনের শতাংশ পরিমাণ হল ——

- (i) 68
- (ii) 78
- (iii) 88
- (iv) 58

(e) Rayleigh scattering occurs in all directions and is proportional to  
\_\_\_\_\_.

বেলীর বিচ্ছুরণ সকলো দিশত ঘটে আৰুই —— ব  
সমানুপাতিক।

- (i)  $\lambda^{-1}$
- (ii)  $\lambda^{-3}$
- (iii)  $\lambda^{-4}$
- (iv)  $\lambda^{-5}$

(f) Wind direction is determined by ——

— ব সহায়ত বতাহৰ দিশ নিৰ্ণয় কৰা হয়।

- (i) anemometer  
এনেমোমিটাৰ
- (ii) hygrometer  
হাইগ্রামিটাৰ
- (iii) wind vane  
উইন্ড ভেন
- (iv) thermometer  
থার্মোমিটাৰ

(g) Dry air, by volume is more than 99 per cent composed of ——

আয়তনৰ হিচাবত, শুকান বায়ু 99 শতাংশতকৈ বেছি  
— ব মিশ্রণ।

- (i) nitrogen and oxygen  
নাইট্রজেন আৰু অক্সিজেন
- (ii) nitrogen and hydrogen  
নাইট্রজেন আৰু হাইড্ৰজেন
- (iii) oxygen and carbon dioxide  
অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইড
- (iv) hydrogen and oxygen  
হাইড্ৰজেন আৰু অক্সিজেন

(h) Ozone layer protects us

অজন তরপে আমাক সুরক্ষিত কৰি ৰাখে

(i) from heat

তাপৰ পৰা

(ii) from blue radiation

নীলা বিকিৰণৰ পৰা

(iii) from UV radiation

অতিবেগনী ৰশ্মিৰ পৰা

(iv) from electromagnetic radiation

বিদ্যুতচূম্বকীয় তৰংগৰ পৰা

2. Answer **any three** questions :  $2 \times 3 = 6$

যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া :

(a) What is hyetograph ?

হাইটোগ্রাফ কি ?

(b) How relative humidity is determined ?

আপেক্ষিক আৰ্দ্ধতা কেনেকৈ নিৰ্ণয় কৰা হয় ?

(c) What are the differences between tornadoes and hurricanes ?

টৰনেডো আৰু হৱিকেনৰ মাজত পাৰ্থক্য কি কি ?

(d) Atmospheric gases obey few simple laws in response to changes in pressure and temperature. Write two laws.

বায়ুমণ্ডলীয় গেছৰোৰে চাপ আৰু উষ্ণতা পৰিবৰ্তনত  
সৰল সূত্ৰ মানি চলে। দুটা সূত্ৰ লিখা।

(e) Write two lines about Indian summer monsoon.

ভাৰতীয় গ্ৰীষ্ম মৌচুমীৰ বিষয়ে দুশাৰী লিখা।

(f) How wind speed and direction are measured ?

বতাহৰ দ্রুতি আৰু দিশ কেনেকৈ পৰিমাপ কৰা হয় ?

3. Answer **any two** questions :  $5 \times 2 = 10$

যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা :

(a) What are the factors that affect wind motion ? Briefly explain them.

বতাহৰ গতিৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ কি  
কি ? সেইবোৰ চমুকৈ বৰ্ণনা কৰা।

- (b) "Modern weather forecasting did not become possible until weather information could be collected, assembled and processed rapidly." Explain it.

"আধুনিক বৰ্তৰ পূৰ্বানুমান সন্তৰ হোৱা নাছিল যেতিয়ালৈকে বিভিন্ন তথ্য সংগ্ৰহ, জমাৰখা আৰু তাৎক্ষণিক বিশ্লেষণ সন্তৰ নাছিল।" ইয়াৰ ব্যাখ্যা দিয়া।

- (c) What are the most important parameters to forecast weather? Briefly discuss about them.

বৰ্তৰ পূৰ্বানুমানৰ বাবে আটাইতকৈ বেছি প্ৰয়োজনীয় ৰাশিবোৰ কি? সেইবোৰ বিষয়ে চমুকে আলোচনা কৰা।

- (d) Discuss about general circulation model (GCM).

সাধাৰণ ঘূৰ্ণায়মান আৰ্হি (GCM) ৰ বিষয়ে আলোচনা কৰা।

- (e) What types of information are essential to forecast flood and erosion?

বানপানী আৰু গৰাখহনীয়াৰ পূৰ্বানুমান কৰিবলৈ কি ধৰনৰ তথ্যক অতি প্ৰয়োজন?

- (f) How variation of rainfall amount and intensity depend on wind direction?

বৰাহৰ দিশৰ ওপৰত বৰষুণৰ পৰিমাণ আৰু তীব্ৰতা কেনেকৈ নিৰ্ভৰ কৰে?

4. Answer **any three** questions :  $10 \times 3 = 30$

যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা :

- (a) What are the different layers of atmosphere? Discuss the characteristics of these layers.

বায়ুমণ্ডলৰ বিভিন্ন তৰপৰোৰ কি কি? এই তৰপৰোৰ বৈশিষ্ট্য আলোচনা কৰা।

- (b) Cloud is the main source of rain. What are the different types of cloud? Explain one by one.

বৰষুণৰ মুখ্য উৎস হ'ল মেঘ। বিভিন্ন প্ৰকাৰৰ মেঘ কি কি? এটা এটাকৈ ব্যাখ্যা কৰা।

- (c) What is precipitation? Describe the forms of precipitation. Mention the precipitation characteristics.

অধঃক্ষেপণ কি? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপণৰ বৰ্ণনা দিয়া। অধঃক্ষেপণৰ বৈশিষ্ট্য উল্লেখ কৰা।

- (d) Discuss about short and medium-range forecast of weather.
- হুম্ব আৰু মধ্যমীয়া পৰিসৰত বতৰৰ আগজাননীৰ বিষয়ে আলোচনা কৰা।
- (e) Discuss solar radiation energy distribution mechanism in atmosphere.
- বায়ুমণ্ডলত সৌৰ বিকিৰণ শক্তি বিতৰণ পদ্ধতি আলোচনা কৰা।
- (f) Weather and climate are different. How? What is climate change?
- বতৰ আৰু জলবায়ু বেলেগ। কেনেকৈ? জলবায়ু পৰিবৰ্তন কি?
- (g) Give detailed explanation about absorption, emission and scattering of radiation in atmosphere.
- বায়ুমণ্ডলত বিকিৰণৰ বাবে ঘটা শোষণ, নিৰ্গমন আৰু বিচ্ছুরণৰ বিষয়ে বিতং ব্যাখ্যা দিয়া।
- (h) Write a short essay on global warming and its outcomes.
- গোলকীয় উষ্ণতা বৃদ্ধি আৰু ফলাফলৰ বিষয়ে চুটি ৰচনা লিখা।